



অসম ইলেকট্ৰনিক্স উন্নয়ন নিগম পৰিসীমিত  
(অসম চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠান)

**Assam Electronics Development Corporation Ltd.**

**(A Govt. of Assam Undertaking)**

CIN: U31909AS1984SGC002155

বিজ্ঞাপন

নং: AEDC/MMTPPANA/2

তাৰিখ: ইং ৩০-০৫-২০১৫

অসমৰ শিক্ষিত নিবনুৱা যুবক-যুৱতী সকলৰ কৰ্মদক্ষতা বৃদ্ধি আৰু নিয়োগ প্ৰদানৰ উদ্দেশ্যৰে অসমৰ মাননীয় মূখ্যমন্ত্ৰী মহোদয়ৰ উদ্যোগত আৰু অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ অধীনত ইং ২০০৫-০৬ বৰ্ষৰে পৰা "মূখ্যমন্ত্ৰীৰ তথ্য প্ৰযুক্তি প্ৰশিক্ষণ আৰু নিয়োগ আচনি" খন কাৰ্য্যকৰী কৰি থকা হৈছে। উক্ত আচনিখনৰ অধীনত ২০১৪-১৫ বৰ্ষৰ বাবে প্ৰশিক্ষণ আৰু নিয়োগ প্ৰদান কৰিবলৈ ইয়াৰ দ্বাৰা অসমৰ ইচ্ছুক শিক্ষিত নিবনুৱা যুবক-যুৱতী সকলৰ পৰা আবেদন পত্ৰ আহ্বান কৰা হ'ল।

➤ নিম্নোক্ত পাঁচটা বিষয়ত বিনামূলীয়াকৈ তিনিমহীয়া প্ৰশিক্ষণ পাঠ্যক্ৰম আগবঢ়োৱা হব :

ক্র: সংখ্যা	পাঠ্যক্ৰমৰ বিষয়	নিম্নতম শিক্ষাগত অৰ্হতা	মুঠ সময়
১)	System Administration of Computing Infrastructure	স্নাতক	৩ মাহত ১২০ ঘণ্টা
২)	Network Administration	স্নাতক	৩ মাহত ১২০ ঘণ্টা
৩)	Computerized Accounting in Tally	উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ	৩ মাহত ১২০ ঘণ্টা
৪)	Soft Skill and Computer Appreciation Course	উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ	৩ মাহত ১২০ ঘণ্টা
৫)	Call Center /BPO Operation	উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ; ইংৰাজী কখনত পাৰদৰ্শিতা বাঞ্ছনীয়	৩ মাহত ১২০ ঘণ্টা

- আবেদনকাৰী সকলৰ বয়স ইং ২০১৫ চনৰ ১ জানুৱাৰী তাৰিখত ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰত হব লাগিব।
- আবেদনকাৰী সকলে আবেদন পত্ৰত নিজৰ নাম, জন্ম তাৰিখ, লিঙ্গ, জাতি, ধৰ্ম, স্থায়ী আৰু যোগাযোগৰ ঠিকনা, দুৰভাষা নম্বৰ, শিক্ষাগত অৰ্হতা, আৰু নিজৰ ইচ্ছা অনুযায়ী উপৰোক্ত পাঠ্যক্ৰমৰ যিকোনো এটা বিষয় উল্লেখ কৰি আবেদন পত্ৰখন তলৰ ঠিকনাত পঠাব লাগিব।
- আবেদন পত্ৰ প্ৰেৰণৰ ঠিকনা :- Assistant Manager, SD&P Division, Assam Electronics Development Corporation Limited, Industrial Estate, Bamunimaidan, Guwahati – 781021.
- আবেদন পত্ৰ প্ৰাপ্তিৰ শেষ তাৰিখ :- ইং ১৫-০৬-২০১৫
- সাক্ষাৎকাৰ, প্ৰশিক্ষণ আৰু নিয়োগ :- কেইখনমান নিৰ্ভৰযোগ্য শৈক্ষিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জৰিয়তে গুৱাহাটী, মৰিগাওঁ, শোণিতপুৰ, যোৰহাটত সাক্ষাৎকাৰ গ্ৰহণ আৰু প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। আবেদনকাৰীয়ে তেওঁৰ আবেদনপত্ৰখনত নিজৰ পছন্দমতে সাক্ষাৎকাৰ গ্ৰহণ আৰু প্ৰশিক্ষণপ্ৰাপ্তিৰ স্থান উল্লেখ কৰিব অন্যথাই তেওঁৰ আবেদন পত্ৰখন বিবেচনা কৰা নহব। আবেদনকাৰী সকলক দুৰভাষাৰ জৰিয়তে সাক্ষাৎকাৰৰ বাবে গুৱাহাটী, মৰিগাওঁ, শোণিতপুৰ, যোৰহাটলৈ আমন্ত্ৰণ জনোৱা হ'ব আৰু লগতে সাক্ষাৎকাৰৰ দিন, সময় আৰু স্থান জনোৱা হ'ব। সাক্ষাৎকাৰত উপস্থিত হোৱাৰ বাবে কোনো ধৰনৰ বানচ প্ৰদান কৰা নহব। এই সাক্ষাৎকাৰত উত্তীৰ্ণ হোৱা প্ৰাৰ্থী সকলকহে প্ৰশিক্ষণ দিয়া হ'ব আৰু প্ৰশিক্ষণ সম্পূৰ্ণ কৰি দক্ষতা অৰ্জন কৰা সকলৰ বাবে কেতবোৰ তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানত নিয়োগৰ বাবে সাক্ষাৎকাৰৰ ব্যৱস্থা কৰা হ'ব আৰু এনেকুৱা সাক্ষাৎকাৰত উত্তীৰ্ণ হোৱা সকলে সেইবোৰ প্ৰতিষ্ঠানত নিয়োজিত হোৱাৰ সুবিধা পাব। প্ৰশিক্ষণকালত প্ৰশিক্ষাৰ্থী সকলক অহা-যোৱা আৰু থকা-খোৱাৰ বাবদ কোনো ধৰনৰ বানচ প্ৰদান কৰা নহব।

স্বাক্ষৰ

প্ৰবন্ধক (SD&P)

অসম ইলেকট্ৰনিক্স উন্নয়ন নিগম পৰিসীমিত